

Total No. of Printed Pages—7

2 SEM TDC ECO G 1

2015

(May)

ECONOMICS

(General)

Course : 201

(Macroeconomics)

Full Marks : 80

Pass Marks : 32/24

Time : 3 hours

*The figures in the margin indicate full marks
for the questions*

1. শুদ্ধ উত্তৰটো বাছি উলিওৱা/তলত দিয়াবোৰৰ উত্তৰ দিয়া :

1×8=8

Choose the correct answer/Answer the following :

(a) নিগুটি জাতীয় আয় হৈছে

Net National Product (NNP) is

(i) GNP—ক্ষয়ক্ষতিৰ ব্যয়/GNP—Depreciation

(ii) GNP—পৰোক্ষ কৰ/GNP—Indirect taxes

(iii) GNP—ৰাজসাহায্য/GNP—Subsidies

(iv) ওপৰৰ এটাও নহয়/None of the above

(b) তলৰ কোনটো কেন্দ্ৰীয় বেংকৰ কাৰ্য নহয় ?

Which of the following is not a function of Central Bank?

(i) টকা ছপা কৰা

To issue currency notes

(ii) ঋণ সৃষ্টি কৰা

To create credit

(iii) ঋণ নিয়ন্ত্ৰণ কৰা

To control credit

(iv) বেংকবোৰৰ বেংকাৰ হিচাপে কাম কৰা

To act as the banker of the banks

(c) যদি প্ৰান্তিক উপভোগ প্ৰৱণতাৰ মান 0.80 হয়, তেন্তে প্ৰান্তিক সঞ্চয় প্ৰৱণতাৰ মান হ'ব

If the value of marginal propensity to consume is 0.80, then the value of marginal propensity to save will be

(i) 0.40

(ii) 0.30

(iii) 0.20

(iv) 0.10

(d) বৈদেশিক বাণিজ্যৰ লেনদেনৰ ক্ষেত্ৰত দেখা দিয়া ভাৰসাম্যহীনতা দূৰ কৰাৰ এটা বাজকৌশলীয় ব্যৱস্থাৰ নাম লিখা।

Mention one fiscal measure to correct unfavourable balance of payments.

(e) 'বিশ্ব বাণিজ্য সংস্থা' প্রতিষ্ঠা কৰা হৈছিল

The World Trade Organization was started in

(i) 1959

(ii) 1995

(iii) 1996

(iv) 1997

(f) উপভোগৰ পৰম উপাৰ্জন তত্ত্বটো আগবঢ়াইছিল

The absolute income theory of consumption was advanced by

(i) কেইনছ
Keynes

(ii) ফিছাৰ
Fisher

(iii) ফ্ৰিড্‌মেন
Friedman

(iv) মোদিগ্লিয়ানী
Modigliani

(g) 'বন্ধাৰহাৰ মুদ্রাস্ফীতি' বুলিলে কি বুজা ?

What is meant by 'stagflation'?

(h) তলৰ কোনটো বেংকক 'ঋণদানৰ অন্তিম আশ্রয়' বোলা হয়?

Which of the following banks is known as 'lender of the last resort'?

(i) বাণিজ্যিক বেংক / Commercial Bank

(ii) কেন্দ্ৰীয় বেংক / Central Bank

(iii) নাৰাৰ্ড / NABARD

(iv) সমবায় বেংক / Cooperative Bank

2. যি কোনো চাৰিটাৰ চমু টোকা লিখা (প্রতিটো 150 শব্দৰ ভিতৰত):

4×4=16

Write short notes on any four (within 150 words each):

(a) সমষ্টিগত অর্থবিজ্ঞানৰ প্রকৃতি

Nature of macroeconomics

(b) মুদ্রা মূল্যৰ পৰিমাণক হিচাপে সূচক সংখ্যা

Index numbers as a measure of value of money

(c) স্থায়ী উপার্জন তত্ত্ব

Permanent income hypothesis

(d) বেংক হাৰ নীতি

Bank rate policy

(e) আন্তর্জাতিক মুদ্রানিধি

International Monetary Fund (IMF)

তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা (প্ৰতিটো 500 শব্দৰ ভিতৰত) :

Answer the following questions (**within 500 words** each) :

3. (a) ৰাষ্ট্ৰীয় আয় মানে কি? আধুনিক অৰ্থনৈতিক বিশ্লেষণত ইয়াৰ গুৰুত্ব কি? ৰাষ্ট্ৰীয় আয় গণনাৰ অসুবিধাবোৰ লিখা। $2+5+5=12$

What is national income? How far is it important in modern economic analysis? Discuss the limitations of estimating national income.

অথবা / Or

- (b) ৰাষ্ট্ৰীয় আয়ৰ সংজ্ঞা দিয়া। ৰাষ্ট্ৰীয় আয় গণনাৰ পদ্ধতিবোৰ ব্যাখ্যা কৰা আৰু সেইবোৰৰ সুবিধা-অসুবিধাসমূহ বৰ্ণনা কৰা। $2+5+5=12$

Define national income. Discuss various methods of computing national income and explain their merits and demerits.

4. (a) 'মুদ্ৰাৰ মূল্য' বুলিলে কি বুজা? মুদ্ৰাৰ পৰিমাণ তত্ত্বৰ নগদ জমা সমীকৰণৰ সমালোচনামূলক ব্যাখ্যা আগবঢ়োৱা। $1+10=11$

What do you mean by 'value of money'? Critically discuss the cash balance approach to the quantity theory of money.

অথবা / Or

- (b) কেইনছৰ মুদ্রা আৰু দৰ তত্ত্বটো ব্যাখ্যা কৰা। ইয়াৰ
আসোঁৱাহসমূহ কি কি? 8+3=11

Discuss Keynesian theory of money and price. What are its drawbacks?

5. (a) বাণিজ্যিক বেংকৰ ঋণ সৃষ্টিৰ প্ৰক্ৰিয়াটো উদাহৰণৰ সহায়ত
ব্যাখ্যা কৰা। 11

Explain the process of credit creation by the commercial banks with the help of example.

অথবা / Or

- (b) তলত দিয়াসমূহৰ চমু টোকা লিখা : 5+6=11

Write short notes on the following :

(i) খোলা বজাৰ কাৰাবাৰ

Open-market operations

(ii) বাছনিমূলক ঋণ নিয়ন্ত্ৰণ পদ্ধতি

Selective credit control method

6. (a) চিত্ৰৰ সহায়ত উপভোগ ফলনৰ অৰ্থ ব্যাখ্যা কৰা।
উপভোগ ফলন নিকপণকাৰী বস্তুনিষ্ঠ উপাদানবোৰ
আলোচনা কৰা। 5+6=11

Explain diagrammatically the meaning of consumption function. Discuss the objective factors determining consumption function.

অথবা / Or

- (b) নিয়োগ আৰু উপাৰ্জনৰ সংস্থাপিত তত্ত্বটো ব্যাখ্যা কৰা।
ইয়াৰ দোষসমূহ উল্লেখ কৰা। 7+4=11

Explain the classical theory of employment and income. Mention its drawbacks.

7. (a) মুক্ত বাণিজ্য আৰু সংৰক্ষণৰ মাজৰ পাৰ্থক্য বৰ্ণনা কৰা।
মুক্ত বাণিজ্যৰ সপক্ষে পাঁচটা যুক্তি দাঙি ধৰা। 6+5=11

Distinguish between free trade and protection. Give five arguments in favour of free trade.

অথবা / Or

- (b) বৈদেশিক বাণিজ্যৰ লেনদেনত ভাৰসাম্যহীনতা বুলিলে কি বুজা? এনে ভাৰসাম্যহীনতাৰ কাৰণবোৰ কি কি? বৈদেশিক বাণিজ্যৰ লেনদেনত হোৱা ভাৰসাম্যহীনতা দূৰ কৰাৰ বাবে প্ৰয়োগ কৰা মৌদ্ৰিক ব্যৱস্থাসমূহ আলোচনা কৰা। 2+4+5=11

What do you mean by disequilibrium in balance of payments? What are the causes of this disequilibrium? Discuss the monetary measures to correct the disequilibrium in balance of payments.
